


Total No. of Printed Pages—19

Subject Code : 19

B19-AM (E)
(EN/AS/BN/BD)



Time : 3 hours

Candidates shall note that each question will be multilingual, viz., in English / Assamese / Bengali / Bodo medium, for their ready reference. In case of any discrepancy or confusion in the medium/version, the English version will be considered as the authentic version.

Downloaded from JobAssam.in

The figures in the margin indicate full marks for the questions.

| Contd.

SECTION—A

Each question carries 1 mark

[Question Numbers 1(a) to 1(j)]

প্রতিক প্রশ্ন মুল্যাংক ১

[প্রশ্ন নম্বৰ ১(a) অব পৰা ১(j) লৈ]

প্রতিক প্রশ্নের মুলাধুক ১

[প্রশ্ন নম্বর ১(a) থেকে ১(j) পর্যন্ত]

सोवफ्फोम सोनायनि फिननाय नम्बर १

[सौनाय नम्बर 1(a) निफ्लाय 1(j) सिम]

- 1.** In each of the following questions, four answers are provided of which only one is correct. Choose the correct answer :

তলব প্রতিটো প্রশ্নের চাবিটাকে উন্নত আছে। তাৰ ভিতৰত এটাৰে শুন্দি। শুন্দি উন্নতবটো বাছি ডেলিওৰা :

নিচে প্রতিটি প্রশ্নের জারাটি করে উত্তর দেওয়া আছে। তার মধ্যে কেবল একটিই শুধু।
শুধু উত্তরটি বেছে লেখো :

गाहायनि मोनफ्रोम सौनायनि मोनद्वैयै फिननाय होनाय दं। बेनि मादाव मोनसेल' गेबे। गेबे फिननायखुौ सायखु'ना दिहुन :

- (a) Let A and B be two sets. If $n(A - B) = 60$, $n(A \cap B) = 13$, then $n(A) = ?$

A আৰু B দুটা সংষ্ঠি। যদি $n(A - B) = 60$, $n(A \cap B) = 13$, তেনহ'লে $n(A) = ?$

A এবং B দুটি সংহতি। যদি $n(A - B) = 60$, $n(A \cap B) = 13$, তাহলে $n(A) = ?$

A आणि B मोनने थुवरा. जित $n(A - B) = 60$, $n(A \cap B) = 13$, असला $n(A) = ?$

- (b) If $A = \{1, 2\}$, then the total number of relations on the set A is

यदि $A = \{1, 2\}$, तेनेह्येले A वरुपवत ह'वा परा नुस्त सम्पर्कीर संख्या ह'वा

यदि $A = \{1, 2\}$, ताहले A -एवर उपरे हते पारा मोट सम्पर्कीर संख्या हवे

जितु $A = \{1, 2\}$, अब्ला A नि सायाव जानो हाथाव गासै अनजिमाया जागोन

(i) 4

(ii) 64

(iii) 8

(iv) 16

-  (c) The value of $\log 0.15$ is (Given that $\log 3 = 0.47712$, $\log 5 = 0.69897$)

$\log 0.15$ वरुप मान ह'वा (यिया आहे ये $\log 3 = 0.47712$, $\log 5 = 0.69897$)

$\log 0.15$ -वरुप मान हवे (देश्या आहे ये $\log 3 = 0.47712$, $\log 5 = 0.69897$)

$\log 0.15$ नि माना जागोन (होनाय दि ये $\log 3 = 0.47712$, $\log 5 = 0.69897$)

(i) 1.17609

(ii) 1.17609

(iii) 0.17609

(iv) 1.7609

-  (d) If ${}^nC_x = {}^nC_y$ ($x \neq y$), then the value of $x + y$ is

यदि ${}^nC_x = {}^nC_y$ ($x \neq y$), तेनेह्येले $x + y$ वरुप मान ह'वा

यदि ${}^nC_x = {}^nC_y$ ($x \neq y$), ताहले $x + y$ -वरुप मान हवे

जितु ${}^nC_x = {}^nC_y$ ($x \neq y$), अब्ला $x + y$ नि माना जागोन

(i) n

(ii) $\underline{|n|}$

(iii) $2n$

(iv) 1

(e) The quadratic equation whose roots are $5i, -5i$ is

ऐसा द्विघात समीकरण जून दूसि $5i, -5i$ ह'ले समीकरणहो इ'व

एकहि द्विघात समीकरण जून दूसि $5i, -5i$ ह'ले समीकरणहो इ'व

मोनसे जीगाने समानथाइनि रोदा मोननेया $5i, -5i$ जायोन्ता समानथाइया जागोन

i) $x^2 + 25 = 0$

ii) $x^2 - 10i + 25 = 0$

iii) $x^2 - 25 = 0$

iv) $x^2 + 10i - 25 = 0$

(f) The value of $\log_{a^q} (m^p)$ is

$\log_{a^q} (m^p)$ व मान ह'व

$\log_{a^q} (m^p)$ -एव मान ह'व

$\log_{a^q} (m^p)$ नि माना जागोन

i) $\frac{p}{q} \log_{a^m}$

ii) $\frac{q}{p} \log_{a^m}$

iii) $\frac{p}{q} \log_{m^a}$

iv) $\frac{q}{p} \log_{m^a}$

(g) The value of $\cos 120^\circ$ is

$\cos 120^\circ$ व मान ह'व

$\cos 120^\circ$ -एव मान ह'व

$\cos 120^\circ$ नि माना जागोन

i) $1/2$

ii) $-1/2$

iii) $\sqrt{3}/2$

iv) $-\sqrt{3}$

(h) The value of $(1+i)^4 \left(1 + \frac{1}{i}\right)^4$ is

$$(1+i)^4 \left(1 + \frac{1}{i}\right)^4 \text{ वर्ष मान हैं}$$

$$(1+i)^4 \left(1 + \frac{1}{i}\right)^4 \text{ এর মান হবে}$$

$$(1+i)^4 \left(1 + \frac{1}{i}\right)^4 \text{ नि माना जाएँ।}$$

(i) Two non-zero integers a and b are called relatively prime if
 दो अशून्य अवयव संख्या a आणि b के आपेक्षिकतावरे मौलिक ठोला हय यादि
 दो अशून्य अवयव संख्या a एवं b -के आपेक्षिकतावरे मौलिक वजा हय यादि
 मोजने लाधिखु' नडि रग' अनजिमा a आणि b खौ सोमोन्दोआरि रोदा चुनाय जायो जुदि

$$(i) \quad \text{GCD}(a, b) = ab \quad (ii) \quad \text{GCD}(a, b) = \frac{b}{a}$$

$$(iii) \quad \text{GCD}(a, b) = \frac{a}{b} \quad (iv) \quad \text{GCD}(a, b) = 1$$

(b) The gradient of the line $y = 3$ is

$y = 3$ ସେଗାଡ଼ାଲବ ପ୍ରସତ୍ତା ହ'ବ

$y = 3$ ৰেখাটিৰ প্ৰদণতা থবে

$y = 3$ हांखोनि सेवलाया जागोन

- (ii) 0
(iv) $\sqrt{3}$

SECTION—B*Each question carries 2 marks*(Question Numbers **2** to **9**)**প্রত্যেক প্রশ্নের মূল্যাংক **2****(প্রশ্ন নম্বর **2** অব পৰা **9** লৈ)**প্রত্যেক প্রশ্নের মূল্যাংক **2****(প্রশ্ন নম্বর **2** থেকে **9** পর্যন্ত)**মৌনচোম সাঁনায়নি ফিননায নম্বর **2****(সাঁনায নম্বর **2** নিকায **9** সিম)

- 2.** In a survey of 550 students in a school, it was found that 175 students drink milk, 300 students drink tea and 110 students drink both milk and tea. Find the number of students who drink neither milk nor tea.

এখন শুলো 550 গৰাকী শিক্ষার্থীৰ মাজত কৰা এটা জৰীপৰ পৰা পোৱা গ'ল যে 175 গৰাকীয়ে গাঢ়ীৰ, 300 গৰাকীয়ে চাহ আৰু 110 গৰাকীয়ে গাঢ়ীৰ আৰু চাহ দুয়োটোই থায়। গাঢ়ীৰ আৰু চাহৰ কোনো এটাৰ নোথোৱা শিক্ষার্থীৰ সংখ্যা নিৰ্ণয় কৰা।

একটি শুলোৰ 550 জন শিক্ষার্থীৰ মধো কৰা একটি জৰীপ থেকে পাওয়া গেল যে, 175 জন মুখ, 300 জন চা এবং 110 জন মুখ এবং চা দুটোই থায়। মুখ এবং চা কোনোটোই না থাওয়া শিক্ষার্থীৰ সংখ্যা নিৰ্ণয় কৰো।

গঁসে ফৰায়সালিনি সা 550 ফৰায়সানি গেজেৱাৰ খালামনায মোনসে সানথাযনিকায মোনবায দি সা 175 যা গাযখেৰ, সা 300 যা সাহা আৰো সা 110 যা গাযখেৰ আৰো সাহা মোননেছৌৰো লোডো। গাযখেৰ আৰো সাহা মোননেছৌৰো লোডি ফৰায়সানি অনজিমা দিহুন।

3. If A , B and C be three sets where $B \subseteq A$, then show that $(B \times C) \subseteq A \times C$.

यदि A , B आक C तिनिटो संहिति आक $B \subseteq A$, तेनेहैले देखुओ ये $(B \times C) \subseteq A \times C$.

यदि A , B एवं C तिनाटि संहिति एवं $B \subseteq A$, ताहले देखाओ ये $(B \times C) \subseteq A \times C$.

जिदु A , B आरो C मोनधाम घुचुरा आरो $B \subseteq A$, अब्ला दिन्धि दि $(B \times C) \subseteq A \times C$.

OR / नाइवा / अथवा / एवा

- If $|z_1| = |z_2| = 1$, then prove that $\left| \frac{1}{z_1} + \frac{1}{z_2} \right| = |z_1 + z_2|$

यदि $|z_1| = |z_2| = 1$, तेनेहैले प्रमाण कवा ये $\left| \frac{1}{z_1} + \frac{1}{z_2} \right| = |z_1 + z_2|$

यदि $|z_1| = |z_2| = 1$, ताहले प्रमाण करो ये $\left| \frac{1}{z_1} + \frac{1}{z_2} \right| = |z_1 + z_2|$

जिदु $|z_1| = |z_2| = 1$, अब्ला फोरमान खालाम दि $\left| \frac{1}{z_1} + \frac{1}{z_2} \right| = |z_1 + z_2|$

4. Find the condition such that one root of the equation $ax^2 + bx + c = 0$ is square of the other.

कि चर्तुत $ax^2 + bx + c = 0$ समीकरणटोव एडो नूल आनटोव वर्ग इ'व, निर्णय कवा।

कि शर्तुत $ax^2 + bx + c = 0$ समीकरणटिव एकटि नूल अनाउट्र वर्ग इ'व, निर्णय करो।

मा रादाइयाव $ax^2 + bx + c = 0$ समानधाइनि मोनसे रोदाया गुचुन मोनसेनि वर्ग जागोन, दिहुन।

5. How many words can be formed using the letters of the word ASSAMESE?

ASSAMESE শব্দটোৰ অক্ষরকেইটাৰে কিমান শব্দ গঠন কৰিব পাৰি ?

ASSAMESE শব্দটিৰ অক্ষরগুলো দিয়ে কয়টি শব্দ গঠন কৰা যেতে পাৰে ?

ASSAMESE সোদোৱনি হাঁড়োকোৱজো বেসেৱাৰ সোদোৱ দানো হাণোন ?

Downloaded from JobAssam.in

- \ 6. $ABCD$ is a cyclic quadrilateral and PQ is a tangent at A to the circle circumscribing the quadrilateral. If BD is a diameter, $\angle ABD = 30^\circ$, then find $\angle PAB$.

$ABCD$ এটা চক্ৰীয় চতুৰ্ভুজ আৰু PQ , A বিশুভূত চতুৰ্ভুজটোৰ পৰিলিঙ্গিত বৃত্তটোৰ এভাল সংপৰ্শক। যদি BD বৃত্তটোৰ বাস হয়, $\angle ABD = 30^\circ$, তেন্তে $\angle PAB$ ব মাপ টুলিবলা।

$ABCD$ একটি চক্ৰীয় চতুৰ্ভুজ এবং PQ , A বিশুভূত চতুৰ্ভুজটিৰ পৰিলিঙ্গিত বৃত্তটিৰ একটি সংপৰ্শক। যদি BD বৃত্তটিৰ বাস হয়, $\angle ABD = 30^\circ$, তাহুল $\angle PAB$ ব মাপ বেৱ কৰো।

$ABCD$ মোনসে দিখনাৰি আছান্ধিবৈ আৰো PQ , A বিন্দীআৱ আছান্ধিবৈনি নুজানায মোনসে বেছুননি নাহিন হাণ্ডো। জুডি BD বেছুননি খাব হাঁড়ো জায়ো, $\angle ABD = 30^\circ$, অন্তা $\angle PAB$ নি জাগো দিবুন।

- \ 7. Show that $\sqrt{i} + \sqrt{-i} = \sqrt{2}$.

দেখুওৱা যে $\sqrt{i} + \sqrt{-i} = \sqrt{2}$.

দেখাও যে $\sqrt{i} + \sqrt{-i} = \sqrt{2}$.

বিন্ধি দি $\sqrt{i} + \sqrt{-i} = \sqrt{2}$.

8. Find the equation of the line which is parallel to X -axis and at a distance of 3 units below the origin.

বেধাচালৰ সমীকৰণ উনিষ্ঠা যি তল X -অক্ষৰ সমান্তরাল আৰু মূলিক্ষেত্ৰ পৰা 3 একক
দূৰহৰত তলৰ পিণে ঘালে।

বেধাচিনি সমীকৰণ দেখ কৰো যেটি X -অক্ষৰ সমান্তরাল এবং মূলিক্ষেত্ৰ থেকে 3 একক
দূৰহৰত নোডে লিখে ঘালে।

হাত্ত্বিনি সমানস্থাহ দিহুন জায় X -বিশ্ব'নি লিগ আৰু গুৱাই বিন্দোনিক্ষায় 3 সাময়ি
জানথাক্ষণ্যাৰ গাহায় ফাৰস ঘালো।

9. A secant XAB is drawn to a circle from a point X external to the circle and XT is a tangent. If $XA = 1\cdot2$ cm and $XB = 4\cdot8$ cm, find XT .

১০. ৬ এটা নৃতন বিন্দো X -ৰ পৰা নৃতটোল XAB তল ছেমক আৰু XT এইচ অপৰক
আৰুকা হৈছে। যদি $XA = 1\cdot2$ cm আৰু $XB = 4\cdot8$ cm, XT উনিষ্ঠা।

একটা নৃতন বিন্দো X ঘেকে নৃতটি অগৰ্ভ XAB একটি ছেমক এবং XT একটি অপৰক
আৰুকা হৈছে। যদি $XA = 1\cdot2$ cm এবং $XB = 4\cdot8$ cm, XT বেং কৰো।

মোৰসে বেতুননি বাবদো বিন্দো X নিক্ষায় বেতুনসিম XAB আ দোমে দানস'গ্রা আৰু XT দোমে
নান্দ্রিঃ লালো আৰায় জাদো। তুই $XA = 1\cdot2$ cm আৰু $XB = 4\cdot8$ cm জায়েজ্বলা
 XT দী দিহুন।

SECTION—C

*Each question carries 3 marks
(Question Numbers 10 to 23)*

प्रत्येक प्रश्नव दूसारके 3

(प्रश्न नम्बर 10 अब तक 23 तक)

प्रत्येक प्रश्नव दूसारके 3

(प्रश्न नम्बर 10 थेके 23 पर्स्ट)

मोन्हाम सोनायनि किननाय नम्बर 3

(सोनाय नम्बर 10 नियाय 23 सिम)

10. Let R be a relation defined as $R = \{(x, y) : x - y \text{ is divisible by } 5 \text{ for } x, y \in z\}$. Show that R is an equivalence relation.

R सम्पर्कितीय सहज है कि $R = \{(x, y) : x, y \in z \text{ आरे } (x - y) \text{ } 5\text{ले विभाज्य}\}$ ।
देखुँडा ये R एकी समतुल्य सम्पर्क है।

R सम्पर्कितीय सहज है कि $R = \{(x, y) : x, y \in z \text{ एवं } (x - y) \text{ } 5 \text{ द्वारा विभाज्य}\}$ ।
देखो उगे R एकी समतुल्य सम्पर्क है।

R सोमोन्दानि चुकोर्गिया जावाय $R = \{(x, y) : x, y \in z \text{ आरे } (x - y) \text{ या } 5 \text{ जो रानजायो}\}$ । दिव्यि दि R आ मानसे समानस्ति सोमोन्दा।

11. For any two sets A and B , prove that

$$n(A \cup B) = n(A) + n(B) - n(A \cap B)$$

यि कोनो दृष्टि संख्यि A आरे B न नाते प्रमाण करा ये

$$n(A \cup B) = n(A) + n(B) - n(A \cap B)$$

ये कोनो दृष्टि संख्यि A एवं B -एह छना प्रमाण करो ये

$$n(A \cup B) = n(A) + n(B) - n(A \cap B)$$

जायगिजाया माननै घुचुर A आरे B नि धाखाय फोरमान खालाय दि


$$n(A \cup B) = n(A) + n(B) - n(A \cap B)$$

12. Find the amplitude of $\frac{1 - \sqrt{3}i}{\sqrt{3} + i}$.

কোণাঙ্ক উলিওৱা $\frac{1 - \sqrt{3}i}{\sqrt{3} + i}$.

কোণাঙ্ক বের করো $\frac{1 - \sqrt{3}i}{\sqrt{3} + i}$.

উদাস্তু দিহুন $\frac{1 - \sqrt{3}i}{\sqrt{3} + i}$.



JobAssam.in

13. Prove, with the help of mathematical induction, that

$$1^2 + 3^2 + 5^2 + \dots + (2n-1)^2 = \frac{n(2n-1)(2n+1)}{3} \quad n \in N$$

গণিতীয় আনোঙ্গ পদ্ধতিৰ সহায়ত প্ৰমাণ কৰা যে

$$1^2 + 3^2 + 5^2 + \dots + (2n-1)^2 = \frac{n(2n-1)(2n+1)}{3} \quad n \in N$$

গণিতীয় আনোঙ্গ পদ্ধতিৰ সাহায্যে প্ৰমাণ কৰো যে

$$1^2 + 3^2 + 5^2 + \dots + (2n-1)^2 = \frac{n(2n-1)(2n+1)}{3} \quad n \in N$$

সান্ধ্যানিয়াধি ফাবিসিধা আদবনি হেন্দাজাবাব ফোৰমান খালাম দি

$$1^2 + 3^2 + 5^2 + \dots + (2n-1)^2 = \frac{n(2n-1)(2n+1)}{3} \quad n \in N$$

14. Find the value of $(0.0045)^{1/6}$. (Given that $\log 40632 = 4.608868$,

{ $\log 45 = 1.65321$)

$(0.0045)^{1/6}$ -ৰ মান উলিওৱা। (দিয়া আছে যে $\log 40632 = 4.608868$, $\log 45 = 1.65321$)

$(0.0045)^{1/6}$ -এর মান বেৰ কৰো। (দিয়া আছে যে $\log 40632 = 4.608868$, $\log 45 = 1.65321$)

$(0.0045)^{1/6}$ নি মান দিহুন। (হোমায দি $\log 40632 = 4.608868$, $\log 45 = 1.65321$)

15. Show that $\sin^2 \frac{\pi}{3} + \sin^2 \frac{2\pi}{3} + \sin^2 \frac{5\pi}{3} + \sin^2 \frac{8\pi}{3} = 3.$

Ex

देखोता ये $\sin^2 \frac{\pi}{3} + \sin^2 \frac{2\pi}{3} + \sin^2 \frac{5\pi}{3} + \sin^2 \frac{8\pi}{3} = 3.$

देखाओ ये $\sin^2 \frac{\pi}{3} + \sin^2 \frac{2\pi}{3} + \sin^2 \frac{5\pi}{3} + \sin^2 \frac{8\pi}{3} = 3.$

दिन्हि दि $\sin^2 \frac{\pi}{3} + \sin^2 \frac{2\pi}{3} + \sin^2 \frac{5\pi}{3} + \sin^2 \frac{8\pi}{3} = 3.$

16. Show that $1 \cdot {}^1P_1 + 2 \cdot {}^2P_2 + 3 \cdot {}^3P_3 + \dots + n \cdot {}^n P_n = {}^{n+1}P_{n+1} - 1.$

Ex

देखोता ये $1 \cdot {}^1P_1 + 2 \cdot {}^2P_2 + 3 \cdot {}^3P_3 + \dots + n \cdot {}^n P_n = {}^{n+1}P_{n+1} - 1.$

देखाओ ये $1 \cdot {}^1P_1 + 2 \cdot {}^2P_2 + 3 \cdot {}^3P_3 + \dots + n \cdot {}^n P_n = {}^{n+1}P_{n+1} - 1.$

दिन्हि दि $1 \cdot {}^1P_1 + 2 \cdot {}^2P_2 + 3 \cdot {}^3P_3 + \dots + n \cdot {}^n P_n = {}^{n+1}P_{n+1} - 1.$

17. A, B and C are any three points on a circle. The bisector of $\angle BAC$ cuts BC at D and the tangent at A meets BC at O when extended, then prove that $OA = OD$.

एटा चूड़ेर उपरे तिनिटा विन्दु A, B आरु C लोवा हैचे। यदि $\angle BAC$ व समद्विखणके BC व D विन्दुत आरु चूड़ीत A विन्दुत स्पर्शके BC के (बडाइ दियाव पिछव) O विन्दुत काटे, तेंते प्रमाण करा ये $OA = OD$.

एकटि चूड़ेर उपरे तिनिटा विन्दु A, B एवं C आहे। यदि $\angle BAC$ -ेर समद्विखण BCके D विन्दुते एवं चूड़ीत A विन्दुते स्पर्शक BC के (बडिये देऊयाव पर) O विन्दुते काटे, ताशले प्रमाण करो ये $OA = OD$.

मोनसे बेळननि सायाव मोनथाम विन्दो A, B आरो C खौ लासाय जावो। जिन्हु $\angle BAC$ नि दानखावग्राया BC खौ D विन्दोआव आरो बेळननि A विन्दोआव नांगिदग्राया BC खौ (बासायना होनायनि उनाव) O विन्दोआव दानस'यो अव्ला फोरमान खालाम दि $OA = OD$.

18. Show that $\cos 20^\circ \cos 40^\circ \cos 60^\circ \cos 80^\circ = \frac{1}{16}$.

দেখুন্তো যে $\cos 20^\circ \cos 40^\circ \cos 60^\circ \cos 80^\circ = \frac{1}{16}$.

দেখাও যে $\cos 20^\circ \cos 40^\circ \cos 60^\circ \cos 80^\circ = \frac{1}{16}$.

দিন্তি দি $\cos 20^\circ \cos 40^\circ \cos 60^\circ \cos 80^\circ = \frac{1}{16}$.

Downloaded from JobAssam.in

19. Show that the square of an odd integer can be written as $8m + 1$
when $m \in Z$.

দেখুন্তো যে অযুগ্ম সংখ্যার বর্গকে $8m + 1$ করত প্রকাশ করি আবি যত $m \in Z$.

দেখাও যে অযুগ্ম সংখ্যার বর্গকে $8m + 1$ করে প্রকাশ করা যায় যেখানে $m \in Z$.

দিন্তি দি বিজ'য় অনবিমানি বর্গকে $8m + 1$ মহাত ফৌজদারী হায়ো জেরাব $m \in Z$.

20. The perimeter of a rectangular field is 88 metre and its area is 420 square metre. Find the length and the breadth of the rectangular field.

একটি আয়তাকার ক্ষেত্রের পরিসীমা 88 মিটাৰ আৰু ইয়াৰ কালি 420 বগমিটাৰ।
আয়তটোৰ দীপ আৰু প্ৰস্থ উলিওৱা।

একটি আয়তাকার ক্ষেত্রের পরিসীমা 88 মিটাৰ এবং এৰ কালি 420 বগমিটাৰ। আয়তটিৰ
দৈৰ্ঘ্য এবং প্ৰস্থ বেৱ কৰো।

গংস আৰত মহ ফৌজদারনি সোৱণিদি সিমায়া 88 মিটাৰ আৰো বেনি দলাদলিয়া
420 বগমিটাৰ। আয়তনি গোলাউ আৰো গুৱাখো দিবুন।

- 21.** A committee of 5 members is to be formed from 6 male teachers and 4 female teachers. In how many ways the committee be formed if there be at least one female teacher in the committee?

6 जन शिक्षक आक 4 गरानी शिक्षियत्री व माज्जब पना एवं 5 जनीया कमिटी गठन करिब लाग्ने। प्रतिगल कमिटी त यदि कर्म्मेव एवं गरानी शिक्षियत्री थाकिब लाग्ने तेनेह'ले किमान धर्नापै एने कमिटी गठन करिब पारि ?

6 जन शिक्षक एवं 4 जन शिक्षियत्री व मध्य थेके एकटि 5 भनेन कमिटी गठन कराउँ छन्। प्रतिटि कमिटित यदि कर्म्मेव एकजन शिक्षियत्री लाग्नेत हथ ताहले कुनै भाबै ऐसे धरनेन कमिटी गठन करा येउँ पारे ?

सा 6 फोरोगिर आरो सा 4 फोरोगिरिजोनि गेजेरनिफ्राय मोनसे सा 5नि आफाद दानो नांगौ। मोनफ्रोम आफादाव जुदि खामैचो सासे फोरोगिरिजो थानो नांगौ अब्ला बेसेबां रोखोमै बेबादि आफाद दानो हायो?

- 22.** Prove that $\tan 3\theta - \tan 2\theta - \tan \theta = \tan 3\theta \tan 2\theta \tan \theta$.

प्रमाण करा ये $\tan 3\theta - \tan 2\theta - \tan \theta = \tan 3\theta \tan 2\theta \tan \theta$.

प्रमाण कर्ना ये $\tan 3\theta - \tan 2\theta - \tan \theta = \tan 3\theta \tan 2\theta \tan \theta$.

फोरमान खालाम दि $\tan 3\theta - \tan 2\theta - \tan \theta = \tan 3\theta \tan 2\theta \tan \theta$.

- 23.** Determine the angle between the lines whose equations are $3x + y - 7 = 0$ and $x + 2y + 9 = 0$.

यदि दुडाल बेशाव समीकरण $3x + y - 7 = 0$ आक $x + 2y + 9 = 0$, तेस्ते बेशा दुडालब माज्जब कोन्ट्रो उलिउवा।

यदि दुटि बेशाव समीकरण $3x + y - 7 = 0$ एवं $x + 2y + 9 = 0$, ताहले रेखा दुटिर माज्जब कोण्ट्रो बेरे बर्नो।

जुदि दोनै हाँखोनि समानथाइया $3x + y - 7 = 0$ आरो $x + 2y + 9 = 0$, अब्ला हाँखो दोनैनि गेजेरनि ख'नाख्नी दिहुन।

SECTION—D

*Each question carries 4 marks
(Question Numbers 24 to 26)*

প্রতিক প্রশ্নের মূলাঙ্ক 4
(প্রশ্ন নম্বর 24 অব পরা 26 লৈ)

প্রতিক প্রশ্নের মূলাঙ্ক 4
(প্রশ্ন নম্বর 24 থেকে 26 পর্যন্ত)

মৌনক্রোম সৌনায়নি ফিননায় নম্বর 4
(সৌনায় নম্বর 24 নিম্ফায় 26 সিম)

24. For any two complex numbers z_1, z_2 , prove that

$$|z_1 + z_2|^2 + |z_1 - z_2|^2 = 2 \{ |z_1|^2 + |z_2|^2 \}$$

যি কোনো দুটি জটিল সংখ্যা z_1, z_2 -র বাবে প্রমাণ করা যে

$$|z_1 + z_2|^2 + |z_1 - z_2|^2 = 2 \{ |z_1|^2 + |z_2|^2 \}$$

যি কোনো দুটি জটিল সংখ্যা z_1, z_2 -এর জন্য প্রমাণ করো যে

$$|z_1 + z_2|^2 + |z_1 - z_2|^2 = 2 \{ |z_1|^2 + |z_2|^2 \}$$

জায়গিজায়া মৌননী জেথো অনজিমা z_1, z_2 নি ধাখ্যায ফোরমান খালাম দি

$$|z_1 + z_2|^2 + |z_1 - z_2|^2 = 2 \{ |z_1|^2 + |z_2|^2 \}$$

OR / নাইবা / অধনা / এবা

σ If $x = 3 + i$, then find the value of the expression
 $x^4 - 4x^3 + 4x^2 - 16x + 60$.

যদি $x = 3 + i$, তেনেহ'লে $x^4 - 4x^3 + 4x^2 - 16x + 60$ বাশিটোৰ মান উলিওৱা।

যদি $x = 3 + i$, তাহলে $x^4 - 4x^3 + 4x^2 - 16x + 60$ বাশিটিৰ মান বেৱ কৱো।

জিদু $x = 3 + i$, অবলা $x^4 - 4x^3 + 4x^2 - 16x + 60$ বাশিনি মান দিহুন।

[Contd.

25. Solve $\sqrt{\frac{x}{y}} + \sqrt{\frac{y}{x}} = \frac{5}{2}$, $x + y = 20$.

সমাধান করা $\sqrt{\frac{x}{y}} + \sqrt{\frac{y}{x}} = \frac{5}{2}$, $x + y = 20$.

সমাধান করো $\sqrt{\frac{x}{y}} + \sqrt{\frac{y}{x}} = \frac{5}{2}$, $x + y = 20$.

মাত্রিক্যাই দিলে $\sqrt{\frac{x}{y}} + \sqrt{\frac{y}{x}} = \frac{5}{2}$, $x + y = 20$.

OR / নাইবা / অথবা / এবা

If $ax^2 + bx + c = 0$ and $bx^2 + cx + a = 0$ have a common root, then prove that $a + b + c = 0$ or $a = b = c$.

যদি $ax^2 + bx + c = 0$ আৰু $bx^2 + cx + a = 0$ সমীকৰণ দুটোৰ এটা সাধাৰণ মূল থাকে, তেনেইচে দেখুওৱা য়ে $a + b + c = 0$ অথবা $a = b = c$.

যদি $ax^2 + bx + c = 0$ এবং $bx^2 + cx + a = 0$ সমীকৰণ মুভিত একটি সাধাৰণ মূল থাকে, তাহলে দেখো য়ে $a + b + c = 0$ অথবা $a = b = c$.

তুলি $ax^2 + bx + c = 0$ আৰু $bx^2 + cx + a = 0$ সমান্বাই মৌলিকি মৌলিক আগোস্তাৰ রোধ থায়, অৰু কোৱান খালাম দি $a + b + c = 0$ এবা $a = b = c$.

26. If a straight line cuts intercepts a and b from the axes, then prove that equation of the line is

$$\frac{x}{a} + \frac{y}{b} = 1$$

যদি একটা সরল বেগুনি আৰু দুটাৰ পৰা কৰে a আৰু b ছেদাল কৰে, তেনেইচে প্ৰমাণ কৰা যে বেগুনীৰ সমীকৰণ

$$\frac{x}{a} + \frac{y}{b} = 1$$

यदि एकत्र सदलहोता अक्ष मूलिने थेके करने a एवं b द्वारा ताटी, ताहले प्रमाण करो।
ये रेखात्रिय समीकरण

$$\frac{x}{a} + \frac{y}{b} = 1$$

जुदि दोसे गोधो हाँगोआ चिद' दौमैत्रो फारिये a आरे b दानत्रोन्होआव दानस'यो, अब्ला
फांसान खालाम दि हाँगोनि समानथाइया

$$\frac{x}{a} + \frac{y}{b} = 1$$

Downloaded from JobAssam.in

OR / नाइका / अष्टका / एचा

- E Find the equation of the line which passes through the midpoint of the line joining $(6, -7)$ and $(2, -3)$ and is parallel to $3x + 4y + 5 = 0$.

रेखाभालव समीकरण उजिओरा शनि रेखाभाल $(6, -7)$ आरे $(2, -3)$ दिल्लु सरझाणी
रेखागत्रु इधाविक्कु बो याए आक $3x + 4y + 5 = 0$ -व समाप्तगाल तय।

रेखात्रिय समीकरण बोल करो यादि रेखाटि $(6, -7)$ एवं $(2, -3)$ दिल्लु सरझाणी
रेखागत्रु इधाविक्कु निरो याए एवं $3x + 4y + 5 = 0$ -एह समाप्तगाल तय।

हाँगोनि समानथाइ दिहुन जुदि हाँगोआ $(6, -7)$ आरे $(2, -3)$ विन्ही दाजावनाय हाँगो
त्रोन्होनि गेजेर बिन्दोजाँ धाढो आरो $3x + 4y + 5 = 0$ नि लिण जायो।

SECTION—E

*Each question carries 5 marks
(Question Numbers 27, 28)*

प्रतेक प्रश्नव मूलांक 5
(प्रश्न नम्बर 27, 28)

प्रतेक प्रश्नव मूलांक 5
(प्रश्न नम्बर 27, 28)

मोनफ्रॉम सौनायनि फिननाय नम्बर 5
(सौनाय नम्बर 27, 28)

- ✓ 27. If n is an odd integer, then show that $n^4 + 4n^2 + 11$ is expressible in the form $16k$ where $k \in Z$.

n ये कोनो अग्रुद्धा संख्या ह'ले, प्रमाण करा ये $n^4 + 4n^2 + 11$ के $16k$, $k \in Z$ धरने सजावते पारि।

n ये कोनो अग्रुद्धा संख्या ह'ले, ताहले प्रमाण करो ये $n^4 + 4n^2 + 11$ के $16k$, $k \in Z$ धरने सजावते पारि।

n आ जायग्विजाया बेज'रा अनजिमा जायोन्ला, फोरमान खालाम दि $n^4 + 4n^2 + 11$ खौ $16k$, $k \in Z$ महै सजावतो हायो।

OR / नाइवा / अथवा / एवा

- ✓ Find the remainder when 1 + 2 + 3 + ⋯ + 100 is divisible by 12.

1 + 2 + 3 + ⋯ + 100 के 12ले भाग करिले भागशेष किमान ह'ब, निर्णय करा।

1 + 2 + 3 + ⋯ + 100 के 12 द्वारा भाग करिले भागशेष कृत हवे, निर्णय करो।

1 + 2 + 3 + ⋯ + 100 खौ 12 जॉ रानोन्ला रानखोन्दाया चेसेवा जागोन दिहुन।

28. Prove that the angles made by a tangent to a circle with any chord through the point of contact are respectively equal to angles in the alternate segments of the circle.

প্ৰমাণ কৰা যে বৃত্তৰ স্পর্শকে স্পৰ্শবিন্দুৰ মাজেৰে টোনা গি কোণো জ্ঞান সৈতে সৃষ্টি কৰা কোণোৰ যথাক্রমে বৃত্তজোৱা একান্তৰ বৃত্তাংশত সৃষ্টি কৰা কোণোৰ সমান।

প্ৰমাণ কৰো যে বৃত্তৰ স্পৰ্শকে স্পৰ্শবিন্দুৰ মধ্য দিয়ে টোনা গি কোণো জ্ঞান সৈতে সৃষ্টি কৰা কোণগুলি যথাক্রমে বৃত্তটোৱা একান্তৰ বৃত্তাংশত সৃষ্টি কৰা কোণগুলিৰ সমান।

ফোৰমান খালাম দি বেঁছুননি নাঁক্কিৎ হাঁক্কোআ নাঁক্কিৎ বিন্দোনি গেজেজো বোনায জায়খিগায়া
সিলিহাঁক্কোজো দেলায়নায খ'নাফোয়া ফাৰ্মাই বেঁছুননি উল্লা মোছো বেঁছুন বাহাণোআৰ
দেলায়নায খ'নাফোয়া সমান।

OR / নাইলা / অথলা / এবা

Show that the bisectors of the angles of a triangle are concurrent.

দেখুওৱা যে ত্ৰিভুজৰ কোণকেইটাৰ সমদিখশুকৰোৱা একবিন্দুগামী।

দেখোও যে ত্ৰিভুজেৱ কোণগুলিৰ সমদিখশুকলুগি একবিন্দুগামী।

দিখি হি আখাৰিথামনি খ'নাফোয়নি দানড়াৰগ্রামোৱা সে বিন্দোআই।

Downloaded from JobAssam.in